


বতৰ

আমাৰ চাৰিওফালে বায়ুজো আৰবি আছে। বায়ুৰ এই আৱৰণটোক বায়ুমণ্ডল বুলি কোৰা হয়। বায়ুমণ্ডলত নাইট্ৰোজেন, অক্সিজেন, কাৰ্বন-ডাই-অক্সাইড আদি গোছ থকাৰ উপৰি জলীয় বাষ্প আৰু শূলিকণাও থাকে। বিভিন্ন সময়ত আমাৰ বায়ুমণ্ডলৰ অৱস্থাৰ সালসলনি হয় যেনে— দিনৰ ভাগত সাধাৰণতে গৰম আৰু ৰাতি ঠাণ্ডা পৰে। কেতিয়াৰা বতাহ বলে, কেতিয়াৰা বৰষুণ হয় আৰু কেতিয়াৰা ধূমৃহাৰ সৃষ্টি হয়। বায়ুমণ্ডলৰ এনে একো একোটা পৰিস্থিতিয়ে বতৰৰ সৃষ্টি কৰে।

বিভিন্ন বতৰৰ বিষয়ে জানি জর্ণ আছ—

- আকাশত ভাৱৰ নাহাকিলে আকাশ ফৰকাল থাকে। গৰম বৈছি হয়। সূৰ্যৰ পোহৰৰ বাবে বজ্জ্বলোৰ উজ্জ্বল দেখি। এনেকুৰা বতৰ হৈছে ফৰকাল বতৰ।



- ভাৱৰীয়া বতৰৰ সাধাৰণতে বৰষুণ হোৱাৰ বাবে বতৰ কিছু ঠাণ্ডা হয়। বৰষুণ পাতলীয়া বা ভাঙ্গোৰ হ'ল পাবে। এনে বতৰ হ'ল বৰষুণৰ বতৰ।



- কেতিয়াৰা বতাহ বৰ বেগোৰে বলাৰ ফলত ঘৰ-ধূৰাৰ, গছ-গছনি আদি ভাঙ্গি পৰে যাক আমি ধূমৃহা আছা বুলি কৰ্ণ। ধূমৃহা আহিলৈ আকাশতি বিজুলী-চেৰেকণি মাৰে আৰু মোহেও গাজে।



- কেতিয়াৰা আকাশ ডাবৰেৰে ঢাক থাই থাকে। সূর্যটো ডাবৰে ঢাকি থাকে বাবে বজ্জ্বলোৰ নিস্তেজ দেখি। এনেকুৰা বতৰ হ'ল ডাবৰীয়া বতৰ।



- লজ্জত দিন বৰষুণ নহ'লে বতৰ শুকান হয়। এনে বতৰ হৈছে খৰাং বতৰ বা শুকান বতৰ।



বায়ুমণ্ডল উষ্ণতা, বতাহুর দিশ আৰু বেগ, বৰষুণ পৰিমাণ, মেঘৰ উপস্থিতি, বাযুত থকা
জলীয় বাস্তৱ পৰিমাণ আদিৰ ওপৰত বতৰ নিৰ্ভৰ কৰে। এইবোৰ বতৰৰ একো এনেটি
উপাদান। এই উপাদানবিলাক কম বা বেছি হ'লৈ বতৰৰ পৰিৰৰ্ত্তন হয়।

বতৰ সদায় একে নথাকে। কেতিয়াৰা বতৰ বৰ গবম আৰু অন্ধস্থিকৰ হয়। কেতিয়াৰা ২ তৰ
ঠাণ্ডা আৰু শীতল হয়। কেতিয়াৰা বৰষুণ বেছি হৈ বাটি-পথ পানীৰে উপচি পৰে আৰু যাতায়া তৰ
বিঘিনি ঘটায়। কেতিয়াৰা আকৌ ফিৰফিরীয়া বতাহু বলি আমাৰ দেহ-মন জুৰ পেলায়। মাঝে সাময়ে
প্ৰচণ্ড বেগত ধূমুহা তাহাৰ ফলত ঘৰ-দুৰাৰ, গছ-গছনি আদি ভাঙি পৰে আৰু বিজুলী সংহয়োগ বিৰচন্ন
হৈ যায়। অৰ্থাৎ প্ৰায় প্ৰতিটো দিনতেই আমি কম বেছি পৰিমাণে বতৰৰ পৰিৰৰ্ত্তন হোৱ চেছা পওঁ।

চিন্তা কৰি লিখা

বতৰৰ অবস্থা	বতৰৰ কোনটো উপাদানৰ কথা কোৱা হৈছে
আজি বৰ বই দিছে	
বতৰটো ডাবৰীয়া হৈছে	
ধূমুহা আহিছে	
নদ-নদীৰোৰ পানীৰে উপচি পৰিছে	

ঝুতু পৰিৰৰ্ত্তনৰ লগে লগে বতৰোৰ পৰিৰৰ্ত্তন হয়। বছৰৰ একো একেটা ঝুতুত সাধাৰণত একেটা
বিশেষ ধৰণৰ বতৰ দেখিবলৈ পোৱা যায় যেনে—

- গ্ৰীষ্মাকালত বতৰ গবম হয়। এইসময়ত আম, কঠাল আদি গছ ফুলোৰে ভৰি পৰে।
- বৰ্ষা ঝুতুত বৰষুণ খুৰ বেছি হয়। বাস্তা-ঘাট পানীৰে উপচি পৰে।
- শৰৎকালত বতৰ ফৰকাল আৰু মনোমোহা হয়। এই সময়খনি খুৰ বেছি গবমে। হয়
ঠাণ্ডা ও নহয়। বাতিপুৰা শেৱালি ফুলোৰে চোতাল ভৰি পৰে। এই সময়ত তসম তৃণ
পুঁজা উদ্যাপন কৰা হয়।
- হেমন্ত ঝুতুত অলপ অলপ ঠাণ্ডাৰ অনুভৰ হয়। ধাননি পথাৰ ধানেৰে উপচি পৰে।
- শীতকালত শীতৰ প্ৰকোপ বেছি হয়। বৰষুণ কম হোৱাৰ ফলত মাটি শুকাই যায়। কেতিয়া
আমি শাক-পাচলিৰ বাৰীত আৰু ফুলনিত পানী দিওঁ। এই সময়ত ডালিয়া, নার্জি, তিনি
আদি ফুলোৰে ফুলনি ভৰি থাকে। শাল, চেণ্ডি, আম, কঠাল, বেল আদি গছৰ পাত সৰি দিব।
- বসন্তকালত শীত কমি আহে। বতৰ গবমৰ ফালে ঢাল থায়। গছত কুমলীয়া, পাত পুঁজা
কুলিৰ মিঠা মাতে পৰিৱেশ মধুৰ কৰি তোলে। এইসময়ত কপৌ ফুল ফুল। অৱশ্যে
এইসময়ত বহাগ বিহু পালন কৰা হয়।

বছৰৰ ঝুতু কেইটা হ'ল ক্ৰমে—গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত।

বতৰ অনুযায়ী আমাৰ সাজপাৰ, খাদ্য আৰু থকাৰ ধৰণ বেলেগ বেলেগ হয়—

বতৰৰ লগত মিলাই সাজপাৰ পৰিধান কৰাটো ভাল। গবমৰ দিনত পাতল কৃপাহী কাপোৰ
পিঞ্জিৰলৈ বৰ আৰামদায়ক। কপাহী কাপোৰত সৰু সৰু বিঙ্গা থকা বাবে গাৰ ঘাম সোনকালে শুকায়।
কৃত্ৰিম সূতা অৰ্থাৎ নাইলন, পলিয়েষ্টাৰ আদি সূতাৰে তৈয়াৰ কৰা কাপোৰ পিঞ্জিলে গাৰ ঘাম ওলাই
যাব নোৰাবে। এনে কাপোৰ পৰিধান কৰাটো শৰীৰৰ বাবে হানিকাৰক।

গবমৰ পৰা হাত সাৰিবলৈ আমি বিজুনীৰ বা লওঁ আৰু বিজুনী পাংখা চলাওঁ। কেতিয়াৰা ডাঙৰ গছৰ
ঢাঁচত বহি গা শীতল কৰোঁ। গবমৰ দিনত আমি ফল-মূলৰ বস, টেঙ্গৰ আঞ্চা, দৈ আদি খাবলৈ ভাল পাওঁ।

খুৰ বেছি বৰষুণ দিলে বা বতাহু মাৰিলে আমাৰ ঠাণ্ডা লাগে। কিন্তু এই ঠাণ্ডা, শীতকালৰ ঠাণ্ডাৰ
দৰে নহয়। এনেকুৰা বতৰত অলপ ডাঁচ কাপোৰ পিঞ্জিলৈ ভাল।



বতৰৰ বিভিন্ন তথ্য পাতি লাভ কৰিবলৈ বতৰ বিজ্ঞান কেন্দ্ৰত কিছুমান সঁজুলি ব্যৱহাৰ কৰা হয়।
তলত কিছুমান সঁজুলিৰ নাম আৰু ব্যৱহাৰৰ বিষয়ে দিয়া হ'ল—

- বাযুৰ উষ্ণতা ধাৰ্মিটাৰ নামৰ সঁজুলিৰ দ্বাৰা জোখা হয়।
- বাযুত থকা জলীয় বাস্তৱ পৰিমাণ হাইগ্ৰামিটাৰ নামৰ সঁজুলিৰ দ্বাৰা জোখা হয়।
- ৰেইনগজ নামৰ এৰিধ সঁজুলিৰ সহায়ত বৰষুণৰ পৰিমাণ জোখা হয়। বতৰ বিজ্ঞান কেন্দ্ৰত এই
যন্ত্ৰটো গছ-গছনি বা ঘৰ-দুৰাৰৰ কাষত নাৰাখি মুকলি ঠাইত বৰ্খা হয়, যাতে বৰষুণৰ সঠিক
পৰিমাণ জুখিব পাৰি।



ধাৰ্মিটাৰ




হাইগ্ৰামিটাৰ



ৰেইনগজ

কোনো ঠাইর বতৰ সম্পর্কে জানিবলৈ হ'লে সেই ঠাইর বতাহৰ গতিবেগ আৰু বতাহৰ দিশ জনাটো প্ৰয়োজন। বতাহৰ দিশ জুখিবলৈ বায়ু দিক-দৰ্শীসূচক নামৰ এবিধি সঁজুলি ব্যবহাৰ কৰা হয়। সঁজুলিটোৱ কাঁড়াল এনেদৰে লাগোৱা হয় যাতে ই মুক্তভাৱে ঘূৰিব পাৰে। বতাহ যিফালৰ পৰা বলে সূচক কাঁড়াল সেই দিশলৈ মুখ কৰি বয়। বতাহৰ দিশ জানিবলৈ বায়ু মোজা] নামৰ আন এবিধি সঁজুলি ও ব্যবহাৰ কৰা হয়।



বতাহৰ গতিবেগ জোখা যন্ত্ৰটোৱ নাম বায়ু বেগমান যন্ত্ৰ বা এনিমিটাৰ। এই সঁজুলিটোত কেইষ্টামান বাতি থাকে। বাতি কেইষ্টাত বতাহ লাগিলৈ মাজৰ শলখাডাল বেগেৰে ঘূৰে। শলখাডালৰ ঘূৰণ জুখিবলৈ এডাল সূচক সংযোগ কৰা থাকে। সূচকডাল এখন ডায়েলৰ ওপৰত ঘূৰি থাকে। ডায়েলখনত দাগ কটা থাকে বাবে তাৰ পৰা বতাহৰ বেগ জুখিব পাৰি। শলখাডালৰ ঘূৰণ জুখি বতাহৰ বেগ জানিব পাৰি।



এনিমিটাৰ

জাহাজৰ নাবিক, সাগৰত মাছধৰা মাছমৰীয়া, বিমান চালক, পৰ্বত আৰোহণকাৰী আদিক বতৰৰ এইধৰণৰ তথ্যটো বিশেষ ধৰণে সহায় কৰে।




জানি লওঁ আহা :

বতৰৰ আমূল পৰিৱৰ্তন কেৱল প্ৰাকৃতিক কাৰণতে নহয়। মানুহৰ কিছুমান প্ৰকৃতি বিৰোধী কামেও বতৰৰ ওপৰত প্ৰভাৱ পেলায়। উদাহৰণস্বৰূপে— আগতে মেঘালয়ৰ চেৰাপুঞ্জী আৰু মৌচিনৰাম অঞ্চলত প্ৰচুৰ পৰিমাণে বৰষুণ হৈছিল। কিন্তু মানুহে প্ৰয়োজনতকৈ অধিক শৰিমাণে গছ-গছনি কটাৰ ফলত আগৰ তুলনাত বৰ্তমান এই অঞ্চল দুটাত বৰষুণৰ পৰিমাণ কমিছে।

‘অজিকালি বেডিঅ’, দূৰদৰ্শন আদি প্ৰচাৰ মাধ্যমৰ যোগেদি বতৰৰ বিষয়ে আগতীয়াকৈ জাননী দিয়। হয়। বতৰৰ বিষয়ে আগতীয়াকৈ দিয়া জাননীক বতৰৰ আগজাননী বা আগলি বতৰা বোলে।

বতৰৰ আগজাননী দিয়াটো বাৰু কেনেকৈ সন্তুষ্ট হয় ? জানি লওঁ আহা —

১. কৃত্ৰিম উপগ্ৰহে পৃথিবীৰ চাৰিওফালে ঘূৰি থাকে। এইবোৰত কেমেৰা সংযোগ কৰা থাকে। ঘূৰি থকা অবস্থাত এইবোৰত লগাই থোৱা কেমেৰাই বায়ুমণ্ডলত থকা ডাৰৰ আৱৰণ, বতাহৰ দিশ আৰু বেগৰ পৰিমাণ আদিৰ স্পষ্ট জৰি তুলি বতৰৰ বিজ্ঞান কেন্দ্ৰলৈ পঠিয়াই দিয়ে। এই কৃত্ৰিম উপগ্ৰহসমূহে অৱণা, মৰকৃষ্ম, তুৰাৰাবৃত অঞ্চলৰ দ্বাৰা দুৰ্গম ঠাইৰ বতৰো পৰ্যবেক্ষণ কৰিব পাৰে। বা তৰৰ আগজাননী প্ৰস্তুত কৰা হয়।
২. ইটাৰমেট সংযোগ থকা কুণ্ডলিট্ৰুজিভিয়েতেও আৰু বতৰৰ বিভিন্ন তথ্য পাব পাৰো।



ভাৰত চৰকাৰৰ বতৰ বিজ্ঞান বিভাগে, গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্ৰস্তুত আৰু প্ৰচাৰ কৰে। ‘বেডিঅ’, দূৰদৰ্শন আদিত প্ৰচাৰ কৰা দৈনিক বাতৰিৰ লগত বতৰৰ আগজাননী দিয়া হয়।

১। উত্তর লিখা—

- (ক) বতৰ বুলিলে কি বৃজা ?
- (খ) খাতু কেইটা আৰু কি কি ?
- (গ) বতৰৰ আগজাননী মানে কি ?
- (ঘ) বতৰৰ তথ্যপাতি দিয়া তিনিবিধ সঁজুলিৰ নাম ?
- (ঙ) কোনটো বিভাগে গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্ৰস্তুত আৰু প্ৰচাৰ কৰে ?

২। 'ক' অংশৰ লগত 'খ' অংশ মিলোৱা —

'ক'	'খ'
বায়ুৰ উষ্ণতা	বেইনগজ
বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ	স্থার্মিটাৰ
বৰষুণৰ পৰিমাণ	এনিমিটাৰ
বায়ুৰ গতিবেগ	হাইগ্রামিটাৰ

৩। খালী ঠাই পূৰ কৰা—

- (ক) গৰম দিনত পাতল ~~কুপো~~ কুপোৰ পিছিবলৈ বৰ আৰামদায়ক।
- (খ) বতাহৰ দিশ জুখিবলৈ ~~ক্রাফ্ট~~ নামৰ সঁজুলি ব্যৱহাৰ কৰা হয়।
- (গ) বায়ুমোজা বতাহৰ ~~জনিবলৈ~~ ব্যৱহাৰ কৰা হয়।
- (ঘ) ধূমুহা আছিলে আকাশত ~~বিঞ্চুলি~~ মাৰে আৰু মেঘেও গাজে।
- (ঙ) ইল্টাৰনেট সংযোগ থকা ~~ক্রিপ্টোজুনিয়তে~~ আৰু বতৰৰ বিভিন্ন তথ্য পাৰ পাৰ্বোঁ।

৪। বতৰৰ আগজাননী কি কি মাধ্যমৰ জৰিয়তে দিয়া হয় ?

৫। চমু টোকা লিখা —

- (ক) বেইনগজ (খ) কৃত্ৰিম উপগ্ৰহ (গ) বতৰ বিজ্ঞান-কেন্দ্ৰ

৬। তোমাৰ ভাল লগা এটা বতৰৰ বিষয়ে পাঁচশাৰী বাক্য লিখা।

৭। বতৰ অনুযায়ী আমাৰ সাজপাৰ কেনেধৰণৰ হ'ব লাগে লিখা।

৮। শীতকালত পাত সবি পৰা তিনিবিধ উদ্ভিদৰ নাম লিখা।

৯। কি কি কামত বতৰৰ আগজাননীয়ে সহায় কৰে।

১০। বতৰৰ উপাদানকেইটাৰ নাম কি কি ?

১১। মেঘালয়ৰ চেৰাপুঞ্জী আৰু মৌছিনৰামত বৰষুণৰ পৰিমাণ কিয় কমি আহিছে ?



আহাৰৰ প্ৰয়োজনীয়তা

জীয়াই থাকিবলৈ আমাৰ আহাৰৰ প্ৰয়োজন। আহাৰৰ পৰাই আমি কাম কৰিবলৈ শক্তি পাওঁ। আমাৰ শৰীৰৰ গঠন আৰু বৃদ্ধিৰ আহাৰে সহায় কৰে। আহাৰৰ অবিহনে কোনো জীৱই জীয়াই থাকিব নোৱাৰে। আমি খোৱা আহাৰত বিভিন্ন ধৰণৰ পুষ্টিকাৰক দ্রব্য থাকে। এই পুষ্টিকাৰক দ্রব্যবোৰক আহাৰৰ উপাদান বা পৰিপোষক বুলি কোৱা হয়। এই দ্রব্যসমূহে আমাৰ শৰীৰক বিভিন্ন ধৰণেৰ সহায় কৰে।

খাদ্যত থকা পৰিপোষকবোৰৰ বিষয়ে জানি লওঁ আহা —

- আহাৰত থকা যিৰোৰ উপাদানে শৰীৰক শক্তি যোগায় সেইবোৰ হৈছে শৰ্কৰাৰ বা কাৰ্বহাইড্ৰেট আৰু চৰ্বি। শৰ্কৰাৰ বেছি পৰিমাণে থকা খাদ্যক শক্তিদায়ক খাদ্য বোলে। শৰীৰিক পৰিশ্ৰম কৰা মানুহক শৰ্কৰাৰ জাতীয় খাদ্যৰ বেছি প্ৰয়োজন হয়। চৰ্বিৰ পৰাও আমি শক্তি পাওঁ। ঘি, তেল, মাখন, বাদাম আদি চৰ্বিযুক্ত আহাৰ।



- আহাৰৰ যিবিধি উপাদানে শৰীৰৰ গঠন আৰু বৃদ্ধিৰ সহায় কৰে সেইবিধি হৈছে প্ৰটিন। ল'বা-ছেৰালীৰ বাবে প্ৰটিন জাতীয় খাদ্য বৰ প্ৰয়োজনীয়।




- আহাৰৰ যিবিধি উপাদানে প্ৰতিষেধক হিচাপে কাম কৰে অৰ্থাৎ আমাৰ বিভিন্ন বোগৰ পৰা বক্ষা কৰি বাবে সেইবিধি হৈছে খাদ্যপ্রাণ বা ভিটামিন।



- আহারত থকা খনিজ দ্রব্যই দেহের তেজ আৰু হাড় গঠন কৰাত সহায় কৰে।
- পানী শৰীৰৰ বাবে অতি দৰকাৰী। শাক-পাচলিত ৯০ শতাংশতকে অধিক পানী থাকে।
মাছ-মাংসত ৬০ ব পৰা ৮০ শতাংশ পৰ্যন্ত পানী থাকে।

তলৰ ছবি দুখন চাই কাক কি জাতীয় আহারৰ বেছিকে প্ৰয়োজন চিন্তা কৰি লিখা—



আহারৰ ছয়বিধি উপাদান ইল— শৰ্কৰা, প্ৰটিন, চৰি, ভিটামিন, খনিজ দ্রব্য আৰু পানী।

আমি খোৱা আহারত কি কি উপাদান থাকে জানি লওঁ আহা—

শৰ্কৰা জাতীয়	প্ৰটিন জাতীয়	চৰি জাতীয়	ভিটামিন আৰু খনিজ পদাৰ্থ
G/ ভাত, কটি, চেনি, গুৰ, আলু, মিঠা আলু, বঙা আলু, কল, মৌ, আখে, চিৰা, মুড়ি, পকা কঁঠাল, পকা আম, কুয়িয়াৰ ইত্যাদি।	গাঁথীৰ, দৈ, কৰী, মাছ, মাংস, দাইল, মটৰ, মাকে, উৰহী, বুট, লেচেৰা মাছ, ছাবিন, কাঁঠফুলা ইত্যাদি।	তেল, ঘি, মাঘন, নাৰিকল, সৰিয়াহ, বাদাম, তিল, সুমথিৰা, পালেং, গ্ৰামী শাক, কলডিল, পচলা, কচু ইত্যাদি।	সেউজীয়া শাক-পাচলি, গাজৰ, বিলাহী, আমলাখি, নেমুটেঞ্চা, শিলিখা, অমৰা, মধুৰি-আম, তিতা-কেৰেলা, কাচকল, সুমথিৰা, পালেং, গ্ৰামী শাক, কলডিল, পচলা, কচু ইত্যাদি।

(২) আমাৰ শৰীৰক নিষ্ঠো প্ৰয়োজন হোৱা আটাইবোৰ উপাদান
একেবিধি আহারত পোৱা নাযায়। আমাৰ শৰীৰক প্ৰয়োজন হোৱা
শৰ্কৰা, প্ৰটিন, চৰি, ভিটামিন আৰু খনিজ দ্রব্য যিবোৰ আহারত
প্ৰয়োজনীয় পৰিমাণত পোৱা যায়, সেইবোৰ আহাৰেই হৈছে সুষম
আহার। সুষম আহার বুলিলে বহু দামী আহারৰ কথা নুবুজায়।
আমাৰ পৰিবেশত পোৱা কম মূল্যৰ বা বিনামূল্যে পোৱা আহাৰো
সুষম আহার হ'ব পাৰে। উদাহৰণস্বৰূপে— আমি দুপৰীয়া খোৱা
আহারত ভাত, দাইল, শাক-পাচলিৰ তৰকাৰী, গাজৰ বা বিলাহী
চাট্টনি আৰু লগত ফল-মূল খালে সেয়াই হ'ব সুষম আহার।



সুষম আহাৰে আমাক শক্তি দিয়ে, শৰীৰৰ বৃদ্ধিত সহায় কৰে আৰু শ্ৰেণী।
কৰে। সুষম খাদ্য নাথালে মানুহৰ শৰীৰত প্ৰয়োজনীয় উপাদানৰ অভাৱ হয়। এবিধি বা ততোধিক
উপাদানৰ অভাৱত শৰীৰত বেমাৰৰ সৃষ্টি হ'ব পাৰে। দীঘদিনৰ বাবে উপাদানৰ অভাৱত শৰীৰত
হোৱা বেমাৰকে অভাৱজনিত ৰোগ বুলি কোৱা হয়।

➤ তোমালোকে নিজৰ নিজৰ দৈনন্দিন আহাৰৰ এখন তালিকা প্ৰস্তুত কৰা।
আমাৰ খাদ্যত প্ৰয়োজনীয় উপাদানসমূহ সঠিক পৰিমাণে নাথাকিলে বিভিন্ন অভাৱজনিত ৰোগ
হ'ব পাৰে। কোনবিধি উপাদানৰ অভাৱত কি ৰোগ হ'ব পাৰে জানি লওঁ আহা—

প্ৰটিন জাতীয়ৰ খাদ্যৰ অভাৱ হ'চিলে—
শৰীৰৰ বৃদ্ধিত বাধাত জন্মে, মুখমণ্ডল উথহে, চুলি বৰণহীন হয়, ছালৰ বেমাৰ হয়। আমাৰ
হজম শক্তি কমি যায়।

শৰ্কৰা আৰু প্ৰটিনৰ অভাৱ হ'চিলে—
খাদ্যত দীঘদিনৰ বাবে শৰ্কৰা আৰু প্ৰটিন দুয়োবিধি উপাদানৰ অভাৱ ঘটিলে শৰীৰৰ বৃদ্ধি
সম্পূৰ্ণকৰে বন্ধ হৈ যায়। শৰ্কৰা জাতীয় খাদ্যৰ অভাৱত শৰীৰৰ বল আৰু শক্তি কমি যোৱাৰ ফলত
ঢান কাম কৰিব নোৱাৰা হয়।

ভিটামিনৰ অভাৱ হ'চিলে—

- ভিটামিন A ৰ অভাৱত চকুৰ দৃষ্টিশক্তি কমি গৈ মানুহ কুকুৰীকণা হয়।
- ভিটামিন B ৰ অভাৱত বেৰি-বেৰি বেমাৰ হয়। ইয়াৰ ফলত মাংসপেশী দুৰ্বল হয়।
- ভিটামিন C ৰ অভাৱ হ'লে দাঁতৰ আলুৰ পৰা তেজ ওলায় আৰু দাঁতৰ আলু উথহে।
- ভিটামিন D ৰ অভাৱত হাড়ৰ গঠন দুৰ্বল হয়। ইয়াৰ অভাৱত সাধাৰণতে কেুৰাৰ পয়ঁালগা
বেমাৰ হয়। হাড় কোমল আৰু বেঁকা হয়।
- ভিটামিন E ৰ অভাৱৰ বাবে মাংসপেশীৰ বিকাৰ হয়।
- ভিটামিন K ৰ অভাৱত শৰীৰত কটা-ছিঙা হ'লে সোনকালে তেজ বন্ধ নহয়।

বিভিন্ন ধৰণৰ খনিজ দ্রব্য যেনে— লো, কেলচিয়াম, আয়ডিন আদিয়ে শৰীৰৰ বিভিন্ন কামত
সহায় কৰে।

খনিজ স্বৰূপৰ অভাৱ হ'চিলে—

- শৰীৰত তেজৰ কণিকা গঠন হ'বলৈ লোৰ প্ৰয়োজন হয়। ইয়াৰ অভাৱত শৰীৰত বৰ্তহীনতা
বেমাৰ হয়। শৰীৰৰ দুৰ্বল হৈ পৰে।

- শৰীৰত হাড় আৰু দাঁতৰ গঠনৰ বাবে কেলচিয়ামৰ প্ৰয়োজন। ইয়াৰ অভাৱত হাড় টুন্কু আৰু দুৰ্বল হয়। ফলত সহজে ভঙ্গৰ ভয় থাকে। কেলচিয়ামৰ অভাৱত দাঁতৰ গঠন দুৰ্বল হয় আৰু দাঁত ক্ষয় যায়।
- আয় ডিনৰ অভাৱত ডিঙিটো অস্বাভাৱিক ধৰণে ভঙ্গৰ হয় যাক গবল বেমাৰ হোৱা বুলি কোৱা হয়। আয় ডিনৰ অভাৱত সকলৰা-ছোৱালীৰ মানসিক বিকাশত বাধাৰ সৃষ্টি হয়।

শৰীৰত আয় ডিনৰ পৰিমাণ সঠিক বাখিবলৈ খাদ্যত আয় ডিনযুক্ত নিমখ ব্যৱহাৰ কৰিব লাগে। বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত আয় ডিনযুক্ত নিমখ ব্যৱহাৰ কৰা উচিত।

তোমালোকে নিশ্চয় জানিব পাবিলা যে খাদ্যত শৰ্কৰা, প্রটিন, ভিটামিন আৰু খনিজ দ্রব্যৰ অভাৱ হ'লৈ শৰীৰত নানা বেমাৰ হ'ব পাৰে। সেয়েহে নিৰোগী হ'ব বাবে আমি এই উপাদানসমূহ সঠিক পৰিমাণে খাব লাগে। বয়স বৰ্চৰ লগে লগে খাদ্যৰ পৰিমাণো বেলেগ হয়। কম শৰীৰিক পৰিশ্ৰম কৰা মানুহ এজনতকৈ বেছি পৰিশ্ৰম কৰা মানুহ এজনক বেছি আহাৰৰ প্ৰয়োজন হয়। অৰ্থাৎ প্ৰতিজন মানুহৰ খাদ্যৰ প্ৰয়োজন বয়স আৰু পৰিশ্ৰম অনুসৰি বেলেগ বেলেগ হয়।

আমাৰ শৰীৰত পানীৰো যথেষ্ট প্ৰয়োজন আছে। পানীয়ে শৰীৰত কেনেদৰে সহায় কৰে জানি লওঁ আহা —

- পানীয়ে আহাৰক শৰীৰে সহজে গ্ৰহণ কৰিব পৰাকৈ সবল দ্রবণীয় অৱস্থালৈ আনে।
- পানীয়ে আমাৰ শৰীৰৰ অলাগতিয়াল পদাৰ্থৰোৰ ঘাম আৰু প্ৰস্তাৱকপে বাহিৰ কৰাত সহায় কৰে।
- পানীয়ে শৰীৰ শীতল কৰি বাখে।
- পানী কমকৈ খোৱাৰ ফলত দেহত পানীৰ পৰিমাণ কমি গৈ বেমাৰ হোৱাৰ সন্তোৱনা থাকে।

পানী পৰিষ্কাৰ ফেন দেখিলেও বিশুদ্ধ নহ'ব ও পাৰে। সেয়েহে নিতো যথেষ্ট পৰিমাণে শোধিত পানী খোৱাটো অতি প্ৰয়োজন। গায়ীৰ, ফল-মূল আৰু শাক-পাচলিত যথেষ্ট পৰিমাণে পানী থাকে।

বেছি চৰিযুক্ত খাদ্যবস্তু খোৱাটো যে শৰীৰৰ বাবে অপকাৰী সেইকথা

তোমালোকে জানানে ? চিঞ্চা, লুচি, আলুৰ চিপচ, ঘি, মাখন আদি খাই খুব সোৰাদ লাগে নহয় জানো ? কিন্তু এই খাদ্যবোৰ বেছি পৰিমাণে খোৱা অনুচিত। কাৰণ এনেবোৰ বেছি চৰিযুক্ত খাদ্য খোৱাৰ ফলত আমাৰ শৰীৰত বছত বেছি চৰি বা মেদ জমা হৈ মেদবহুলতা দেখা দিয়ে। ইয়াৰ ফলত শৰীৰৰ ওজন অস্বাভাৱিকভাৱে বৃদ্ধি পায়, শৰীৰ শকত হৈ গৈ থাকে। অতি সোনকালে ভাগৰ লগাৰ বাবে কাম কৰিবলৈ অসুবিধা হয়। এলাহ বেছি হয় আৰু অধিক পৰিশ্ৰম কৰা কাম কৰিব নোৱাৰা হয়। সেইবাবে শৰীৰত অস্বাভাৱিকভাৱে চৰি বাঢ়ি গ'লৈ চৰিযুক্ত খাদ্য একেবাৰে খাব নালাগে। বেছিকে খেলা-ধূলা আৰু ব্যায়াম কৰিব লাগে।



মেদবহুলতা

তেল আৰু চৰিযুক্ত খাদ্যবোৰ তলৰ ছবিখনৰ পৰা জানি লওঁ আহা—



খোৱা খাদ্য সদায় পৰিষ্কাৰ আৰু বীজাগুমুক্ত হ'ব লাগে। সদায় সজীৰ আৰু নতুনকৈ বক্ষা খাদ্যহে খাব লাগে। খাদ্যবস্তু মুকলিকৈ বাখিলে ধূলি-বালি, মাখি আদি পৰি দৃষ্টি হয়। মুকলিকৈ বখা খাদ্যত বেমাৰ বীজাগু মিহলি হৈ খোৱাৰ বাবে অনুপযোগী হৈ পাৰে। মাখিয়েও খাদ্যত পৰি বেমাৰ বীজাগু বিয়পায়। পুৰণি খাদ্যত নানা ধৰণৰ বীজাগুৰে ক্ৰিয়া কৰাৰ ফলত খাদ্যত বিষক্ৰিয়া হয়। সেইবাবে পুৰণি খাদ্য খোৱা অনুচিত। তেনে খাদ্য খালে বৰ্মি, পেটৰ অসুখ আদি হোৱাৰ সন্তোৱনা থাকে।

বেছি মছলা আৰু অধিক নিমখযুক্ত খাদ্য শৰীৰৰ বাবে অপকাৰী। আলিবাটৰ কাৰণ দোকানত প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ খোৱা বস্তু যেনে— আলুৰ চপ, ঘুড়নি, পকৰী ইত্যাদি স্থান্ধৰ বাবে অপকাৰী। কাৰণ তাত এনেবোৰ খাদ্যবস্তু ছাফ-চিকুণকৈ তৈয়াৰ কৰা নহয় আৰু মুকলিকৈ বখা হয়। অধিক মাত্ৰাত শীতল পানীয়, আইচ্ছ্ৰীম আৰু চকলেট খোৱাটোও শৰীৰৰ বাবে অপকাৰী।



আহাৰ ভালদৰে হজম হ'ব বাবে কিছুমান সু-অভ্যাস গঢ়ি তুলিব লাগে—

- এবাৰতে বেছি আহাৰ নাখাই আহাৰ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে খাব লাগে।
- আহাৰ ভালদৰে চোবাই খাব লাগে।
- লৰালৰিকৈ কেতিয়াও আহাৰ খাব নালাগে।
- বেছি ভাগৰ লাগিলে খাব নালাগে।
- খাই উঠি লগে লগে দৌৰিব বা ব্যায়াম কৰিব নালাগে।
- সদায় সেউজীয়া শাক-পাচলি খাব লাগে।
- প্ৰয়োজনতকৈ বেছি পৰিমাণে খাদ্য খাব নালাগে।
- খোৱাৰ আগতে সদায় পৰিষ্কাৰ পানীৰে ভালকৈ হাত ধূব লাগে।



অনুশীলনী

১। চমুকে উত্তর লিখি—

- (ক) আমাক কিয় আহাৰৰ প্ৰয়োজন হয় ?
- (খ) খাদ্যত থকা উপাদানবোৰ কি কি ?
- (গ) শৰ্কৰা, প্ৰটিন আৰু চৰ্বিজাতীয় আহাৰৰ দুটকে নাম উল্লেখ কৰা।
- (ঘ) সুৰম আহাৰ বুলিলে কি বুজা ? সুৰম আহাৰৰ কিয় প্ৰয়োজন ?
- (ঙ) আমি কিয় যথেষ্ট পৰিমাণে পানী খাব লাগে ?

২। খালী ঠাই পূৰ্ব কৰা—

- (ক) জীয়াই থাকিবৰ বাবে _____ প্ৰয়োজন।
- (খ) আমাৰ দেহৰ গঠন আৰু বৃদ্ধিত সহায় কৰা উপাদান বিধ হ'ল _____।
- (গ) সেউজীয়া শাক-পাচলি আৰু ফল-মূলত _____ আৰু _____ থাকে।
- (ঘ) প্ৰয়োজনীয় পৰিমাণত সকলোবোৰ উপাদান থকা খাদ্যক _____ আহাৰ বোলে।
- (ঙ) ভিটামিন _____ ব অভাৱত চকুৰ দৃষ্টি শক্তি কৰে।

৩। 'ক' অংশৰ লগত 'খ' অংশ মিলোৱা —

'ক'	'খ'
আমাৰ শৰীৰক শক্তি দিয়া উপাদান বিধ হ'ল	কেলচিয়াম
শৰীৰত হাড় আৰু দাঁতৰ গঠনত সহায় কৰা খনিজ দ্রব্য বিধ হ'ল	লো
তেজৰ গঠনত সহায় কৰা খনিজ দ্রব্য বিধ হ'ল	গৱণ
আয়ডিনৰ অভাৱত হোৱা বেমাৰ বিধ হ'ল	শৰ্কৰা

৪। শুন্দি উত্তৰটো বিচাৰি উলিওৱা—

- (ক) আমাৰ শৰীৰক বেমাৰৰ পৰা বক্ষা কৰা উপাদানবোৰ হ'ল—
গাখীৰ আৰু দৈ/চৰ্বি আৰু প্ৰটিন/ভিটামিন আৰু খনিজ দ্রব্য।
- (খ) দীৰ্ঘদিনৰ বাবে খাদ্যৰ উপাদানৰ অভাৱত হোৱা বেমাৰক কি বুলি কোৱা হয়—
বেৰিবেৰি/কুকুৰীকণা/অভাৱজনিত ৰোগ।
- (গ) ভিটামিন C অধিক পৰিমাণে থকা খাদ্য হ'ল—
গাখীৰ/আমলঘি/ছয়াবিন।
- (ঘ) আমাৰ শৰীৰৰ পৰা অলাগতিয়াল পদাৰ্থবোৰ বাহিৰ কৰাত সহায় কৰা খাদ্যবিধ হ'ল—
গাখীৰ/পানী/শাক-পাচলি।

